

শ্রী চিকিৎসকেহে ছাত্র-ছাত্রাক এই ব্যবস্থে । । । ।  
বিবলৈ হ'লেও অভিজ্ঞতাসম্পন্ন প্রশিক্ষকৰ দৰকাৰ।

## পদোন্নতি [ Promotion ]

বিষয়া প্রশাসনৰ বিষয়ত বিষয়াৰ বাছনি আৰু প্রশিক্ষণ যেনে গুৰুত্বপূৰ্ণ, বিষয়াৰ  
পদোন্নতি তেনে গুৰুত্বপূৰ্ণ। প্ৰমোচনৰ সুবিধা নাথাকিলে, বিষয়াসকলৰ কাম কৰাৰ প্রতি  
আগ্ৰহ নাথাকিব পাৰে। সেয়েহে বিষয়াসকলৰ পৰা দৰকাৰী সেৱা লাভ কৰাৰ উদ্দেশ্যে এটা  
শৃঙ্খলা পদোন্নতিৰ ব্যৱস্থা থকা উচিত।

**পদোন্নতির অর্থ (Meaning) :** ইংরাজী পদোন্নতি শব্দটো লেটিন 'Promovere'-ৰ পৰা উৎপন্ন হয়। ইয়াৰ অর্থ হৈছে আগবঢ়ি যোৱা। এল. ডি. হোবার্ট (L. D. White)-ৰ মতে কোনো এটা নির্দিষ্ট পদবীৰ পৰা অৰ্থতা আৰু অভিজ্ঞতাসম্পন্ন বিষয়ৰ অধিক কৰ্তৃত, ক্ষমতা, দায়িত্ব আৰু বেতন দি উচ্চ পদবীত নিযুক্তি দিয়াকে পদোন্নতিৰ প্রমোচন বোলা হয়। এই প্ৰসংগতে উল্লেখ কৰিব পাৰি যে অকল বেতন বৃদ্ধিৰে প্রমোচন দায়িত্ব বহন কৰাক বুজায়। প্রমোচনৰ লগত বেতন বৃদ্ধি জড়িত থাকে যদিও, ইয়ে অধিক বা পদোন্নতিক নুবুজায়। প্রমোচন বা পদোন্নতিয়ে উচ্চ পদবী গ্ৰহণক বুজায়। উদাহৰণস্বৰূপ দায়িত্ব বহন কৰাক বুজায়। প্রমোচন বা পদোন্নতিক প্রমোচন বুলিব পাৰি; কাৰণ বিভাগীয় এজন কলেজ শিক্ষকক বিভাগীয় মূৰব্বী পদত অধিষ্ঠিত কৰাটোক প্রমোচন বুলিব পাৰি; এজন বিভাগীয় মূৰব্বীক অধ্যক্ষ নিযুক্ত কৰাটোক প্রমোচন বুলিব পাৰি; কাৰণ বিভাগীয় এজন বিভাগীয় মূৰব্বীক অধ্যক্ষৰ দায়িত্ব বেলেগ।

প্রমোচন বা পদোন্নতিৰ বিষয়টো দুটা দৃষ্টিভঙ্গীৰে বিচাৰ কৰিব পাৰি। কৰ্মচাৰী এজন দৃষ্টিভঙ্গীৰে বিচাৰ কৰিলে তলৰ শ্ৰেণী নাইবা তলৰ পৰ্যায়াৰ পৰা ওপৰৰ শ্ৰেণী নাইবা ওপৰ পৰ্যায়লৈ উন্নীত হোৱাকেই প্রমোচন বোলে। প্রমোচনৰ লগত উচ্চ হাৰৰ বেতন আৰু আগতকৈ অধিক দায়িত্ব জড়িত থাকে। উদাহৰণস্বৰূপে দ্বিতীয় শ্ৰেণীৰ কৰ্মচাৰী এজন প্ৰথম শ্ৰেণীলৈ উন্নীত কৰাকেই প্রমোচন বোলে। সেইদৰে নিম্নবৰ্গৰ সহায়ক এজনক উচ্চবৰ্গৰ সহায়ক এজনলৈ উন্নীত কৰাকেই প্রমোচন বোলা হয়। নিয়োগ কৰ্তৃপক্ষৰ দৃষ্টিভঙ্গীৰে বিচাৰ কৰিলে কাম কৰি থকা লোকসকলৰ মাজৰ পৰা উপযুক্ত এজনেৰে উচ্চ পদবী পূৰ্ণ কৰাকে প্রমোচন বা পদোন্নতি বোলা হয়। অৰ্থাৎ কৰ্মীৰ ব্যক্তিগত স্বার্থতকৈ সংগঠনৰ উমেহতীয়া স্বার্থৰ প্ৰতি লক্ষ্য ৰাখিহে প্রমোচন দিয়া হয়।

**প্রমোচন বা পদোন্নতিৰ গুৰুত্ব (Importance of Promotion) :** বিষয় প্ৰশাসনৰ বিষয়ত পদোন্নতিৰ গুৰুত্বক অস্থীকাৰ কৰিব নোৱাৰিব। সংগঠনৰ কাম-কাজ দক্ষতাভাৱে পৰিচালনা কৰিবলৈ হ'লৈ শুল্ক প্রমোচন নীতিৰ প্ৰয়োজন। অভিজ্ঞতাসম্পন্ন ব্যক্তিক সংগঠনলৈ আকৰ্ষণ কৰিবলৈ আৰু এটা সংগঠনৰ পৰা আন এটা সংগঠনলৈ কৰ্মচাৰী যোৱাটো বন্ধ কৰিবলৈ প্রমোচন নীতিৰ প্ৰয়োজন। প্রমোচনৰ সুবিধা নথকা সংগঠন বা বিভাগত অভিজ্ঞতাসম্পন্ন ব্যক্তিয়ে নিযুক্ত হ'বলৈ ইচ্ছা নকৰে। বেংগলোৱা কোনো অভিজ্ঞতাসম্পন্ন আৰু দক্ষ ব্যক্তি নিযুক্ত হ'লৈও প্রমোচনৰ সুবিধা থকা আন বিভাগ বা সংগঠনলৈ যায়। প্রমোচনৰ সুবিধা নথকা সংগঠনত নিযুক্ত কৰ্মচাৰীয়ে প্ৰশিক্ষণ ল'বলৈও ইচ্ছা নকৰে। কাৰণ প্ৰশিক্ষণৰ পৰা লাভ কৰা জ্ঞানৰ পৰা তেওঁলোকৰ কোনো উপকাৰ নহয়। সেয়েহে প্রমোচনৰ সুবিধা নথকা সংগঠনত উচ্চ মানবিশিষ্ট প্ৰশাসন আশা কৰিব।

(২) দ্বিতীয়তে, প্রমোচনৰ সুবিধা থকা সংগঠনত কর্মচাৰীসকলে কামত মনোযোগ দিয়ে। প্রমোচন লাভৰ আশাত তেওঁলোকে নিষ্ঠাবে কাম কৰে। প্রমোচনক এক প্ৰকাৰ পুৰস্কাৰ হিচাপে ধৰি লোৱা হয়। প্রমোচনৰ আশাত কর্মচাৰীসকলে সংগঠনৰ কাম-কাজত যোগ্যতা প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰে। সেয়েহে বিষয়াসকলৰ দৃষ্টিভঙ্গীৰে বিচাৰ কৰি প্রমোচনক পুৰস্কাৰ (Reward) বুলিব পাৰি। সেইদৰে প্রমোচনৰ সুবিধাক সম্ভাৱ্য পুৰস্কাৰ (Possible Reward) হিচাপে বিবেচনা কৰিব পাৰি। সেইদৰে সংগঠনৰ দিশৰ পৰা বিচাৰ কৰিলেও প্রমোচনৰ গুৰুত্বক অস্বীকাৰ কৰিব নোৱাৰিব। প্রমোচনৰ ফলত কর্মচাৰীসকলৰ মনত সন্তুষ্টিৰ সৃষ্টি হয় আৰু তেওঁলোকে নিষ্ঠাবে কাম কৰে।

(৩) তৃতীয়তে, প্রমোচনৰ সুবিধা থাকিলে যোগ্যতাসম্পন্ন কর্মচাৰীকো সংগঠনত বখাৰ সুবিধা হয়। প্রমোচনৰ আশাত এনে সংগঠনৰ সন্তুষ্টিৰ প্ৰতি দৃষ্টি বাধি কাষণিৰ্বাহ কৰে। প্রমোচনৰ সুবিধা নথকা সংগঠনত দক্ষতাসম্পন্ন ব্যক্তিয়ে অধিক কাল থাকিবলৈ ইচ্ছা নকৰে। হোৱাইট (White)-ৰ মতে ক'বলৈ হ'লে ত্ৰুটিপূৰ্ণ প্ৰমোচন পদ্ধতিয়ে সংগঠনৰ অনিষ্ট কৰে। ইয়াৰ ফলত অনুপযুক্ত কর্মচাৰীয়ে যে প্রমোচন পায় এনে নহয়; বাকী কর্মচাৰীসকলৰ প্ৰতিও অন্যায় কৰা হয়।

(৪) চতুৰ্থতে, প্রমোচনৰ সুবিধাই অভিজ্ঞতাসম্পন্ন আৰু দক্ষতাসম্পন্ন ব্যক্তিক সংগঠনলৈ আকৰ্ষিত কৰে। ভবিষ্যতে প্রমোচন লাভৰ আশাত তেওঁলোকে এনে সংগঠনত কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে। অভিজ্ঞতাসম্পন্ন ব্যক্তিয়ে গঠিত সংগঠনত দক্ষতাৰে আৰু মিতব্যযীতাৰে নিজৰ কাম-কাজ সম্পাদন কৰিব পাৰে।

(৫) শেষত, প্রমোচনৰ সুবিধা থকা সংগঠনে সহজতে জনসাধাৰণৰ স্বার্থবক্ষাৰ সুবিধা কৰিব পাৰে। অভিজ্ঞতাসম্পন্ন ব্যক্তিক সংগঠনত নিযুক্ত কৰাৰ ফলত, তেওঁলোকে নিজৰ দায়িত্ব দক্ষতাৰে পালন কৰিবলৈ চেষ্টা কৰে; কিয়নো নিজৰ দক্ষতাৰ উপৰতহে তেওঁলোকৰ প্রমোচন নিৰ্ভৰ কৰে।

**প্রমোচন বা পদোন্নতিৰ প্ৰণালী (Principles of Promotion)** : সাধাৰণতে জ্যেষ্ঠতা (Seniority) আৰু গুণ (Merit)—এই দুটা নীতিৰ জৰিয়তে বিষয়াসকলক প্রমোচন দিয়া হয়। তলত এই পদ্ধতি দুটাৰ বিষয়ে চমু আলোচনা কৰা হ'ল।

১। **জ্যেষ্ঠতা নীতি (Seniority Principle)** : সাধাৰণতে জ্যেষ্ঠতাৰ ভিত্তিত প্রমোচন দিয়াটোৱে হৈছে পুৰণি নীতি আৰু এই নীতি বৰ্তমানো অনুসৰণ কৰা দেখা যায়। দুজন কর্মচাৰীৰ ভিতৰত যিজনৰ চাকৰিকাল অধিক, তেওঁকেই প্রমোচন দিয়া নিয়ম; কিন্তু জ্যেষ্ঠতা নিৰ্ধাৰণ কৰাত কিছুমান অসুবিধাও আছে। কলেজৰ চকীদাৰ এজন শিক্ষক এজনতকৈ চাকৰিকালত জ্যেষ্ঠ হ'ব পাৰে; তথাপি চকীদাৰজনক বিভাগীয় মূৰৰী হিচাপে প্রমোচন দিয়া নহয়। সেইদৰে কোনো এজন শিক্ষককে চৰকাৰে মঞ্চুৰী নিদিয়া পদবী এটাত অধিক কাল চাকৰি কৰি থাকিলেও আন এজনতকৈ যদি তেওঁৰ পদৰ মঞ্চুৰী পিচত দিয়া হয়, তেওঁ আগতে মঞ্চুৰ কৰা পদবীত চাকৰি কৰা শিক্ষকতকৈ জ্যেষ্ঠ হ'ব নোৱাৰে।

২। **জ্যেষ্ঠতাৰ ভিত্তিত দিয়া প্রমোচনৰ ব্যৱস্থাৰ গুণ (Merits)** : জ্যেষ্ঠতাৰ ভিত্তিত প্রমোচন দিয়া নীতিৰ সিপিঠিত দিয়া সুবিধাসমূহ আছে।

- (১) প্ৰথমতে, এই নীতিৰ প্ৰমোচন দিয়াৰ ফলত, প্ৰমোচনৰ বিষয়ত দুৰীতি, নাথৰ অভিযোগ কৰাৰ সুবিধা নাই।
- (২) হিটীয়তে, শাখাৰখণ্ডতে জোষী কৰ্মচাৰীসকলৰ অভিজ্ঞতাসম্পদ, সেয়েহে কোই ভিত্তিত প্ৰমোচন দিলে অভিজ্ঞতাসম্পদৰ বাছিক প্ৰমোচন দিয়া হয়।
- (৩) তৃতীয়তে, প্ৰমোচনৰ এইটোবে হৈছে উত্তম নীতি কিয়নো এই নীতিত হয়।
- (৪) তৃতীয়তে, প্ৰমোচনৰ পোৰাৰ সম্ভাৱনা থাকে।
- (৫) চতুৰ্থতে, জোষীতা নীতি প্ৰয়োগ কৰাৰ ফলত প্ৰমোচনৰ বিষয়ত বাজুন্দিৰ দিয়াৰ ব্যবহাৰ থাকিলে সকলো কৰ্মচাৰীয়ে প্ৰমোচন পোৰাৰ সম্ভাৱনা থাকে।
- (৬) চতুৰ্থতে, জোষীতা নীতি প্ৰয়োগ কৰি প্ৰমোচন দিয়াৰ ব্যবহাৰ থাকিলে, প্ৰমোচন দিয়াৰ প্ৰতি অভিযোগ কৰাৰ বিষয়তে প্ৰমোচন দিয়াটোকে আটাইতকৈ উভয় নীতি হিচাপে বিবেচনা কৰা হয়; কিয়নো এই নীতি ধৰা সংগঠনত অভিজ্ঞতাসম্পদৰ বাছিক চাকৰি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে।
- (৭) ষষ্ঠতে, জোষীতা নীতি প্ৰয়োগ কৰি প্ৰমোচন দিয়াৰ ব্যবহাৰ থাকিলে, প্ৰমোচন দিয়াৰ কৰ্মসূকলৰ ওপৰত কোনো অনুনয়-বিনয় কৰাৰ প্ৰশ্নৰ উদয় নহয়; পৰ্যায়ক্ৰমে আপেন কৰ্তৃপক্ষৰ ওপৰত কোনো অনুনয়-বিনয় কৰাৰ প্ৰশ্নৰ উদয় নহয়; পৰ্যায়ক্ৰমে আপেন আপুনি প্ৰমোচন হৈ থাকে।
- (৮) ষ্ঠৰ্থতে, বহুসংখ্য কৰ্মচাৰীসকলে এই নীতিত প্ৰতি সমৰ্থন জনায়; কিয়নো তেওঁজোৰে কৰ্মসূকলৰ কৰ্মচাৰীবং তলত কাম কৰিবলগা নহয়।

ফাইনাৰ (Finer)-ৰ মতে ক'বলৈ হ'লে জ্যোষীতাৰ ভিত্তিত প্ৰমোচন দিয়াৰ ব্যবহাৰ থকন ফলত কৰ্মচাৰীসকলৰ মাজত প্ৰভেদ বিচাৰ কৰাৰ প্ৰশ্নৰ অৱতাৰণা নহয়; ভেকাসকলৰ ব্যবহৃত সহস্ৰসকলৰ ওপৰত চাকৰি কৰাৰ সুবিধা দিয়া নাথাকে। এই ব্যবহৃত শোষণ, দুৰ্দীন আদিৰ সম্ভাৱনা নাই। এই ব্যবহাৰ বাজনৈতিক নেতৃত্বসকলৰ প্ৰভাৱ মুক্ত। এই ব্যবহাৰ প্ৰয়োগে কৰ্মচাৰীসকলৰ মনত অসন্তুষ্টিৰ সৃষ্টি নকৰে, কিয়নো সময়ত সকলেৰে প্ৰমোচনৰ সুবিধা লাভ কৰিব পাৰে। সেয়েহে জ্যোষীতাৰ ভিত্তিত প্ৰমোচন দিয়া নীতিত প্ৰতি কৰ্মচাৰীসকলে সমৰ্থন জনায়।

আসৌৰাহ (Disadvantages) : জ্যোষীতা নীতিত প্ৰমোচন দিয়া ব্যবহাৰ কিছুমান সুবিধা আছে, যদিও, এই নীতি আসৌৰাহমুক্ত নহয়। এই নীতিত বিকলে তলত দিয়া ধৰণে অভিযোগ উথাপন কৰা হয়।

(১) এই নীতি প্ৰয়োগৰ ফলত আটাইতকৈ উপযুক্ত বিধ্যাজননৰ প্ৰমোচন নহ'বও পাৰে। জ্যোষী কৰ্মচাৰীজন তেওঁৰ তলৰ কৰ্মচাৰীতকৈ কাৰ্যদিক্ষ নহ'বও পাৰে। অনুপযুক্ত বাছিক উপযুক্ত বাছিক ওপৰত নিৰ্দেশ দিয়াৰ ক্ষমতা ধৰাৰ ফলত এই ব্যবহৃত তলতীয়া উপযুক্ত কৰ্মচাৰীসকলৰ অসন্তুষ্টি হ'ব পাৰে। ইয়াৰ ফলত সংগঠনৰ কাৰ্যদিক্ষতাৰ কমিব পাৰে। হোটেল (Hotel)-ৰ মতে ক'বলৈ হ'লে এই নীতিত প্ৰয়োগৰ ফলত তলতীয়া দক্ষতাসম্পদৰ কৰ্মচাৰীৰ পদত্যাগ কৰিব পাৰে নাইবাৰ আৰু সংগঠনলৈ যাব পাৰে। এনে ব্যবহাৰই সংগঠনৰ উপকাৰ কৰাৰ পৰিবৰ্তন অপকাৰ কৰিব পাৰে।

(২) হিটীয়তে, জ্যোষীতাৰ ভিত্তিত প্ৰমোচনৰ ব্যবহাৰ কৰিলেও প্ৰত্যেক কৰ্মচাৰীয়ে এই সুবিধা নাপাৰও পাৰে আৰু কোনোবে হয়তো অতি কম সময়ৰ কাৰণেহে এই সুবিধা পাৰে।

(৩) তৃতীয়তে, জ্যেষ্ঠতাকেই প্রমোচনৰ একমাত্ৰ চাবি-কাঠি হিচাপে নির্ধাৰণ কৰিলে কৰ্মচাৰীসকলে নিজৰ যোগ্যতা বৃদ্ধিৰ কাৰণে কোনো চেষ্টা নকৰিব পাৰে। ফলত সংগঠনৰ কাম-কাজত স্থৰ্বীৰতা আহিব পাৰে।

(৪) শেৰত, জ্যেষ্ঠতাই প্রমোচনৰ ভিত্তি হিচাপে গৃহীত হ'লেও, এই নীতিত সন্দেহৰ অৱকাশ নথকা নহয়। এই নীতিক সকলো বিষয় আৰু সকলো পৰ্যায়তে ন্যায়-নীতি হিচাপে গ্ৰহণ কৰিব নোৱাৰিব। প্রমোচনৰ প্ৰধান উদ্দেশ্য হৈছে উপযুক্ত ব্যক্তিক অধিক দায়িত্বসম্পদ কামৰ ভাৰ দিয়া। চাকৰি কালৰ মাধ্যমেৰে কৰ্মচাৰীসকলৰ যোগ্যতা নিৰ্ণয় কৰিব নোৱাৰিব। সময়ৰ লগে লগে কৰ্মচাৰীসকলৰ অভিজ্ঞতা বৃদ্ধি পায় যদিও, চাকৰি কালৰ মাধ্যমেৰে কৰ্মচাৰীৰ যোগ্যতা নিৰ্ণয় কৰিব নোৱাৰিব।

ওপৰৰ আলোচনাৰ পৰা দেখা যায় যে প্রমোচনৰ বিষয়ত জ্যেষ্ঠতা নীতিৰ যেনেদৰে সুবিধা আছে, তেনেদৰে কিছুমান আসৌৱাহো আছে। সকলো জ্যেষ্ঠ কৰ্মচাৰীয়ে দক্ষ কৰ্মচাৰী নহয়। সেয়েহে বছতে জ্যেষ্ঠতা আৰু যোগ্যতা (Seniority-cum-fitness) এই দুটা নীতিৰ ভিত্তিত কৰ্মচাৰীক প্রমোচন দিয়াটোক সমৰ্থন কৰে। যিসকল কৰ্মচাৰী জ্যেষ্ঠ আৰু যোগ্যতাসম্পন্ন তেনে কৰ্মচাৰীক প্রমোচন দিব লাগে আৰু জ্যেষ্ঠ হ'লেও যোগ্যতাসম্পন্ন নোহোৱা কৰ্মচাৰীৰ প্রমোচনৰ দাবী আওকাণ কৰিব লাগে। সাধাৰণতে প্রমোচনৰ বিষয়ত তলত দিয়া নীতিৰ প্রতি সমৰ্থন জনোৱা হয়।

(১) উচ্চপদবীৰ বিষয়ত যোগ্যতাৰ ভিত্তিত প্রমোচন দিয়া উচিত।

(২) মধ্যম শ্ৰেণীৰ কৰ্মচাৰীৰ প্রমোচনৰ বিষয়ত যোগ্যতাক মুখ্য আৰু জ্যেষ্ঠতাক গৌণ মানদণ্ড হিচাপে বিচাৰ কৰা উচিত।

(৩) তলৰ শ্ৰেণীৰ কৰ্মচাৰীৰ প্রমোচনৰ বিষয়ত জ্যেষ্ঠতা নীতিৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত।

**গুণ পদ্ধতি (Merit Principle) :** গুণ পদ্ধতিক জ্যেষ্ঠতা পদ্ধতিৰ ঠিক বিপৰীত পদ্ধতি বুলিব পাৰি। জ্যেষ্ঠতা পদ্ধতিমতে কৰ্মচাৰীক চাকৰিকালৰ জ্যেষ্ঠতাৰ ভিত্তিত প্রমোচন দিব লাগে। আনহাতে গুণপদ্ধতিমতে কৰ্মচাৰীসকলৰ অভিজ্ঞতা, দক্ষতা আৰু সফলতাৰ ভিত্তিত প্রমোচন দিব লাগে। গুণপদ্ধতিত প্রমোচনৰ ব্যৱস্থা থাকিলে কৰ্মচাৰীসকলে অধিক শ্ৰম কৰাৰ উৎসাহ পায়; ইয়াৰ ফলত বিভাগীয় দায়িত্ব, দক্ষতা আৰু মিতব্যযীতাবে সম্পাদন হোৱাৰ সম্ভাৱনা থাকে; কিন্তু কৰ্মচাৰীসকলৰ গুণৰ সঠিক জোখ-মাখ কৰা সহজ কাম নহয়। সাধাৰণতে তলত দিয়া তিনিটা পদ্ধতিৰে কৰ্মচাৰীসকলৰ যোগ্যতা তথা গুণ নিৰ্ণয় কৰিব পাৰি।

(১) লিখিত পৰীক্ষা (Written Examination)

(২) বিভাগীয় মূৰৰীৰ মতামত (Personal Judgement of the Head of the Department)

(৩) সেৱাপুন্তকত লিখিবদ্ধ কৰা নৈপুণ্যৰ মূল্যায়ন (Service Ratings)

১। **লিখিত পৰীক্ষা (Written Examination) :** লিখিত পৰীক্ষাৰ ফলাফলৰ ভিত্তিত প্রমোচন দিয়াৰ ব্যৱস্থা কৰিব পাৰি। এই পৰীক্ষা মুকলি পৰীক্ষা (Open Examination), সীমিত পৰীক্ষা (Limited Examination) আৰু উত্তীৰ্ণ পৰীক্ষা (Pass